

32T ANTH

2022

**ANTHROPOLOGY**  
**(Theory)**

Full Marks : 70

---

Pass Marks : 21

Time : Three hours

*The figures in the margin indicate full marks  
for the questions.*

Q. No. 1 carries 1 mark each	1×5 = 5
Q. No. 2 carries 1 mark each	1×3 = 3
Q. Nos. 3-12 carry 2 marks each	2×10 = 20
Q. Nos. 13-19 carry 3 marks each	3×7 = 21
Q. No. 20 carries 3 marks each	3×2 = 6
Q. Nos. 21-23 carry 5 marks each	5×3 = 15
	<hr/>
	Total = 70

Contd.

1. Answer in short :

1×5=5

চমু উত্তৰ দিয়া :

(a) Which race the Eskimos belong to ?

এস্কিম'সকল কোনটো প্রজাতিৰ অন্তৰ্ভুক্ত ?

(b) Name a Bronze Age civilization.

ব্র'ঞ্জযুগৰ সভ্যতা এটাৰ নাম উল্লেখ কৰা।

(c) Mention a name of terrace cultivation community of North-East India.

উত্তৰ-পূব ভাৰতৰ এটি বেদিকা কৃষক সম্প্ৰদায়ৰ নাম উল্লেখ কৰা।

(d) Who coined the term 'gene' ?

'জিন' শব্দটো পোন প্ৰথমে কোনে উদ্ভাৱন কৰিছিল ?

(e) Name *one* major cultivated product of the Apatanis.

আপাটানিসকলৰ এটা মুখ্য কৃষিজাত শস্যৰ নাম লিখা।

2. Choose the correct answer :

1×3=3

শুদ্ধ উত্তৰ বাছি উলিওৱা :

(a) The Scandinavians are typical representative of Nordic/Ainu.

স্কেন্ডিনেভিয়াৰ অধিবাসীসকল নৰ্ডিক/আইনুৰ প্ৰকৃত প্ৰতিনিধি।

(b) Mousterian point is a core/flake tool.

মুছ্টেৰীয় জোং এবিধ স্কুল/চলি সঁজুলি।

(c) The Nuer people of Africa are hunters/pastoralists.

আফ্ৰিকাৰ নুৱেৰসকল পশুপালক/চিকাৰী।

3. Write what do you know about unifacial and bifacial side-scraper.

1+1=2

এপিঠীয়া কাষৰীয়া বোকনী আৰু দুপিঠীয়া কাষৰীয়া বোকনীৰ বিষয়ে কি জানা লিখা।

4. What do you understand by phenotype? Give example.

2

ফিন'টাইপ বুলিলে কি বুজা? উদাহৰণ দিয়া।

5. Mention *two* reasons why blood group system is considered to be the most reliable racial criterion.

2

প্ৰজাতি শ্ৰেণীকৰণত বক্তসমষ্টিক সকলোতকৈ শুদ্ধ আৰু বিশ্বাসযোগ্য প্ৰজাতীয় নিকষ বুলি কিয় ধৰা হয়, তাৰ দুটা কাৰণ উল্লেখ কৰা।

6. What is meant by a tool? Distinguish between core tool and flake tool.

1+1=2

সঁজুলি মানে কি? স্কুল সঁজুলি আৰু চলি সঁজুলিৰ পাৰ্থক্য দেখুওৱা।

7. Provide the definition of family as provided by G. P. Murdock.

2

জি. পি. মাৰ্ডকে দাঙি ধৰা পৰিয়ালৰ সংজ্ঞাটো লিখা।

8. What do you understand by compound family? 2

যৌগিক পৰিয়াল বুলিলে কি বুজা ?

9. Write the definition of Ecology and Ecosystem. 1+1=2

পৰিস্থিতি বিজ্ঞান আৰু পৰিস্থিতি তন্ত্ৰৰ সংজ্ঞা লিখা।

10. Write the names of *two* tools used in the solutrean culture. What technique was used to make these tools? 1+1=2

ছলুট্ৰিয়ান সংস্কৃতিত ব্যৱহৃত হোৱা দুটা সঁজুলিৰ নাম লিখা। এই সঁজুলিবোৰ কোনটো পদ্ধতিৰে নিৰ্মাণ কৰা হৈছিল ?

11. Show the differences between a naturally broken piece of stone and a tool. 2

প্ৰাকৃতিক কাৰণত খণ্ডিত শিলাখণ্ড আৰু সঁজুলিৰ মাজত পাৰ্থক্য দেখুওৱা।

12. Ecology can also be referred to as Environmental Biology. Why? 2

পাৰিস্থিতিক বিজ্ঞানক কিয় পাৰিবেশিক জীৱবিজ্ঞান বুলিও কোৱা হয় ?

13. What is an Antibody? When does agglutination occur in blood? 1+2=3

এন্টিবডি বা প্ৰতিৰক্ষী জনানুকূলক কি ? তেজত সংলগ্নীভৱন কেতিয়া হ'ব পাৰে ?

14. What are microliths ? In which prehistoric period were these used ?

2+1=3

ক্ষুদ্রাস্ত্রবোৰ কি ? কোন প্ৰাগৈতিহাসিক যুগত এইবোৰ ব্যৱহৃত হৈছিল ?

15. What do you understand by patrilocal and matrilineal joint family ?  
Mention *two* communities from North-East India where matrilineal joint family is evident.

2+1=3

পিতৃস্থানিক আৰু মাতৃস্থানিক সংযুক্ত পৰিয়াল বুলিলে কি বুজা ? উত্তৰ-পূব ভাৰতৰ দুটা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা য'ত মাতৃস্থানিক সংযুক্ত পৰিয়াল দেখা পোৱা যায়।

16. Why the rules of descent are significant in a society ?

3

এখন সমাজত বংশানুক্ৰমৰ নিয়মাবলীবোৰ কিয় গুৰুত্বপূৰ্ণ ?

17. Write briefly on *any two* hunting techniques adopted by the hunting communities.

1½+1½=3

চিকাৰীজীৱি সম্প্ৰদায়সকলে চিকাৰ কৰিবলৈ অৱলম্বন কৰা যিকোনো দুটা কৌশলৰ বিষয়ে চমুকৈ লিখা।

18. Write about unilateral and bilateral descent.

1½+1½=3

একপাৰ্শ্বিক আৰু দ্বি-পাৰ্শ্বিক বংশানুক্ৰমৰ বিষয়ে লিখা।

19. What is *Ali-Ai-Ligang* ? Provide a brief note on hunting and fishing practices of the Mishing tribe in Assam.

1+2=3

আলি-আয়ে-লিগাং কি ? অসমৰ মিচিং জনগোষ্ঠীৰ চিকাৰ আৰু মাছ মৰা কাৰ্যৰ বিষয়ে এটা চমু টোকা লিখা।

20. Write short notes on : (any two)

3×2=6

চমু টোকা লিখা : (যিকোনো দুটা)

(a) Greenhouse effect

সেউজ গৃহ প্ৰভাৱ

(b) Causes of soil erosion

মাটি ক্ষয়ৰ কাৰণ

(c) Human and Ecosystem

মানৱ আৰু পৰিস্থিতি তন্ত্ৰ

(d) Role of decomposers in the ecosystem.

পৰিস্থিতি তন্ত্ৰত বিয়োজক বা অপঘটকৰ ভূমিকা।

21. Who rediscovered Mendel's Laws of Inheritance? Discuss the Law of Dominance and the Law of Segregation.

1+2+2=5

মেণ্ডেলৰ বংশগতিৰ সূত্রবোৰ পুনৰ আৱিষ্কাৰ কোনে কৰিছিল ? প্ৰভাৱী সূত্র আৰু পৃথকীকৰণ সূত্রৰ বিষয়ে আলোচনা কৰা।

Or/ অথবা

Which ethnic group is known as Khoikhoi? Give an account of skin colour as a racial criterion.

1+4=5

খোইখোই হিচাপে কোন জনগোষ্ঠীক জনা যায় ? চৰ্মবৰ্ণ প্ৰজাতীয় নিকষ হিচাপে বৰ্ণনা কৰা।

22. Discuss the characteristics of a Joint family. Also mention its merits.

2½+2½=5

সংযুক্ত পৰিয়ালৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। এনে পৰিয়ালৰ সুফল বা সুবিধাসমূহ উল্লেখ কৰা।

*Or/ অথবা*

Discuss the habitation, family and livelihood of the Apatani tribe. 5

আপাটানি জনগোষ্ঠীৰ বাসস্থান, পৰিয়াল আৰু জীৱিকা সম্বন্ধে আলোচনা কৰা।

23. "Shifting cultivation should be replaced by permanent cultivation."  
— Discuss with reasons. 5

“স্থানান্তৰিত কৃষিক স্থায়ী কৃষিলৈ স্থলাভিষিক্ত কৰা উচিত।” — কাৰণ দৰ্শাই আলোচনা কৰা।

*Or/ অথবা*

What is Jhum cultivation? Discuss its merits and demerits. 1+2+2=5

ঝুম খেতি মানে কি? ইয়াৰ সুফল আৰু কুফলবোৰ আলোচনা কৰা।

———— x ————

